



# THE ASSAM GAZETTE

অসাধাৰণ

EXTRAORDINARY

প্ৰাপ্ত কৰ্তৃত্বৰ দ্বাৰা প্ৰকাশিত

PUBLISHED BY THE AUTHORITY

---

নং 623 দিশপুৰ, শুক্ৰবাৰ, 31 ডিচেম্বৰ, 2021, 10 পুহ, 1943 (শক)  
No. 623 Dispur, Friday, 31st December, 2021, 10th Pausa, 1943 (S. E.)

---

GOVERNMENT OF ASSAM

ORDERS BY THE GOVERNOR

ASSAM LEGISLATIVE ASSEMBLY SECRETARIAT

## NOTIFICATION

The 25th December, 2021

No. LAQ.36/2021/835.- The following order by the Governor of Assam, dated 25<sup>th</sup> December, 2021 is published for general information:

“RAJ BHAWAN

GUWAHATI

25<sup>th</sup> December, 2021

## ORDER

In exercise of the powers conferred by Clause (2) (a) of the Article 174 of the Constitution of India, as amended up-to-date, I, **Prof. Jagdish Mukhi**, Governor of Assam, hereby **prorogue** the Assam Legislative Assembly which was adjourned **sine-die** at the conclusion of its sitting held on 24<sup>th</sup> December, 2021.

**Prof. Jagdish Mukhi,**

Governor of Assam”

**HEMEN DAS,**

Principal Secretary,

Assam Legislative Assembly.

## অসম বিধান সভা সচিবালয়

অধিসূচনা

তাৰিখ ইং ২৫ ডিচেম্বৰ, ২০২১

নং এল এ কিউ ৩৬/২০২১/৮৩৫.- ২০২১ চনৰ ইং ২৫ ডিচেম্বৰ, তাৰিখৰ অসমৰ  
ৰাজ্যপালৰ নিম্নোক্ত হুকুমটো সকলোৰে জ্ঞাতার্থে প্ৰকাশ কৰা হ'ল :-

“ৰাজভৱন  
গুৱাহাটী

২৫ ডিচেম্বৰ, ২০২১

হুকুম

অধ্যাপক জগদীশ মুখী, অসমৰ ৰাজ্যপালে ইয়াৰ দ্বাৰা ২০২১ চনৰ ২৪  
ডিচেম্বৰ তাৰিখৰ বৈঠকৰ অন্তত অনিৰ্দিষ্ট কাললৈ স্থগিত ৰখা অসম বিধান সভাৰ অধিবেশন  
স্বৰ্গন কৰিলো।

অধ্যাপক জগদীশ মুখী  
অসমৰ ৰাজ্যপাল”

হেমেন দাস,  
প্ৰধান সচিব,  
অসম বিধান সভা।

## आसाम आयेन आफाद नेहाथारिख'

.....

### मिथिसार होनाय

खालार: 25 दिसेम्बर, 2021

NO. LAQ.36/2021/835.- 2021 मायथाइनि 25 दिसेम्बर, खालारनि गाहायाव होनाय रायजो बेंगिरिनि बिथोनखौ सरासनम्रा मिथि होनायनि थाखाय फोसावनाय जाबाय ।

“ राज भवन

गुवाहाटी

25 दिसेम्बर, 2021

### बिथोन

भारत संबिजिदनि दासिम सोदांजानाय फारि नं 174 नि खोन्दो (2) (क) आव होनाय गोहोखौ बाहायनानै, आं प्र: जगदीश मुखी, आसामनि रायजो बेंगिरिया 24 दिसेम्बर, 2021 खालारखालि जानाय जोबथा साननि जथुमआव बेनि गेजेरजों आसाम आयेन आफादनि जथुमखौ थि गैयै समसिम दोनथ'नाय जाबाय ।

प्र: जगदीश मुखी

रायजो बेंगिरि आसाम ”

हेमेन दास,

गोरायुं नेहाथारि

आसाम आयेन आफाद